

2016

ECONOMICS

( Major )

Paper : 3.1

( Elementary Mathematics for Economics )

Full Marks : 80

Time : 3 hours

The figures in the margin indicate full marks  
for the questions

Answer either in English or in Assamese

1. Answer the following questions :  $1 \times 10 = 10$

তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা :

(a) When two sets are called disjoint sets?

কেতিয়া দুটা সংহতিক অসংযোগী সংহতি বুলি কোৱা হয় ?

(b) Fill in the blanks :  $\frac{1}{2} + \frac{1}{2} = 1$

খালী ঠাই পূৰণ কৰা :

(i) Every set is a \_\_\_\_\_ of itself.

প্রতিটো সংহতিয়েই নিজৰ \_\_\_\_\_ ।

(ii) The \_\_\_\_\_ set is a subset of every set.

\_\_\_\_\_ সংহতি প্রতিটো সংহতিৰ উপসংহতি ।

( 2 )

- (c) Write the transpose of matrix

$$A = \begin{bmatrix} 2 & 5 & 1 \\ 6 & 4 & 8 \end{bmatrix}$$

$A$  ব স্থানান্তরিত মৌলকক্ষ লিখা :

$$A = \begin{bmatrix} 2 & 5 & 1 \\ 6 & 4 & 8 \end{bmatrix}$$

- (d) If

$$B = \begin{bmatrix} b_{11} & b_{12} & b_{13} \\ b_{21} & b_{22} & b_{23} \\ b_{31} & b_{32} & b_{33} \end{bmatrix}$$

write the cofactor of the element  $b_{23}$ .

যদি

$$B = \begin{bmatrix} b_{11} & b_{12} & b_{13} \\ b_{21} & b_{22} & b_{23} \\ b_{31} & b_{32} & b_{33} \end{bmatrix}$$

$b_{23}$  উপাদানটোর সহউৎপাদক লিখা।

- (e) State True or False :

শুন্দি নে অশুন্দি লিখা :

The value of a determinant does not change if the rows and columns are interchanged.

এটা নির্ণয়কর শাবিবোর স্তুতিলৈ আৰু স্তুতিবোৰ শাবিলৈ কপান্তবিত কৰিলে নির্ণয়কটোৰ মানৰ পৰিৱৰ্তন নহয়।

( 3 )

- (f) Find  $\frac{dy}{dz}$ , if  $y = 7\sqrt{z}$ .

যদি  $y = 7\sqrt{z}$  হয়,  $\frac{dy}{dz}$  ব মান নিৰ্ণয় কৰা।

- (g) State the quotient rule of differentiation.

ভাগফলৰ অৱকলন গুণাংকৰ নীতিটো লিখা।

- (h) Find :

মান নিৰ্ণয় কৰা :

$$\int \sqrt{x} dx$$

- (i) Find the limit of the function

$$\lim_{x \rightarrow 1} \frac{x^2 - 1}{x - 1}$$

ফলনৰ সীমা নিৰ্ণয় কৰা :

$$\lim_{x \rightarrow 1} \frac{x^2 - 1}{x - 1}$$

- (j) Define a rational function with example.

উদাহৰণৰ সৈতে পৰিমেয় ফলনৰ সংজ্ঞা লিখা।

( 4 )

2. Answer the following questions :  $2 \times 5 = 10$ 

তলত দিয়া প্রশ্নসমূহের উত্তর লিখা :

- (a) Distinguish between equal sets and equivalent sets.

সম সংহতি (Equal sets) আৰু equivalent সংহতিৰ মাজৰ পার্থক্য লিখা।

- (b) State the conditions for equality of two matrices.

দুটা মৌলকক্ষের সমতাৰ চৰ্তবোৰ উল্লেখ কৰা।

- (c) If

$$\begin{aligned} f(x) &= \frac{x^2 - x - 2}{x - 2} \quad \text{for } x \neq 2 \\ &= 3 \quad \text{for } x = 2 \end{aligned}$$

show that  $f(x)$  is continuous at  $x = 2$ .

যদি

$$\begin{aligned} f(x) &= \frac{x^2 - x - 2}{x - 2} \quad x \neq 2 \text{ বৰণে} \\ &= 3 \quad x = 2 \text{ বৰণে} \end{aligned}$$

দেখুওৱা যে  $x = 2$  বিন্দুত  $f(x)$  ফলনটো অবিচ্ছিন্ন।

- (d) If  $A = \begin{bmatrix} 2 & 1 \\ 6 & 3 \end{bmatrix}$ , can you find  $A^{-1}$  (inverse of  $A$ )? Justify your answer.

যদি  $A = \begin{bmatrix} 2 & 1 \\ 6 & 3 \end{bmatrix}$ ,  $A^{-1}$  (বিপৰীত মৌলকক্ষ) নির্ণয় কৰিব পৰা যায়নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি আগবঢ়োৱা।

( 5 )

- (e) If

$$A = \begin{bmatrix} 2 & 0 \\ 3 & 1 \\ 5 & 6 \end{bmatrix} \text{ and } B = \begin{bmatrix} 7 & 8 \\ 5 & 3 \end{bmatrix}$$

can you find  $B - A$ ? Justify your answer.

$$\text{যদি } A = \begin{bmatrix} 2 & 0 \\ 3 & 1 \\ 5 & 6 \end{bmatrix} \text{ আৰু } B = \begin{bmatrix} 7 & 8 \\ 5 & 3 \end{bmatrix}, \quad B - A \text{ নিৰ্ণয় }$$

কৰিব পৰা যায়নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি আগবঢ়োৱা।

## 3. Answer any four of the following questions :

 $5 \times 4 = 20$ 

তলত দিয়া যি কোনো চাৰিটা প্রশ্নৰ উত্তৰ লিখা :

- (a) Solve :

সমাধান কৰা :

$$5x + 11y - 146 = 0$$

$$11x + 5y - 110 = 0$$

- (b) Test whether the following matrix is singular or non-singular :

তলত দিয়া মৌলকক্ষটো ক্ষীয়মান নে অক্ষীয়মান পৰীক্ষা কৰা :

$$A = \begin{bmatrix} 4 & 5 & 8 \\ 2 & 0 & 4 \\ 3 & 1 & 6 \end{bmatrix}$$

- (c) Find the partial derivatives  $\frac{\partial y}{\partial x_1}$  and  $\frac{\partial y}{\partial x_2}$  of the function  $y = x_1^3 + 2x_1x_2^2 - 3x_2^2$ .

$y = x_1^3 + 2x_1x_2^2 - 3x_2^2$  ফলনটোৰ আংশিক অৱকলন

$\frac{\partial y}{\partial x_1}$  আৰু  $\frac{\partial y}{\partial x_2}$  নিৰ্ণয় কৰা।

- (d) Evaluate :

মান নিৰ্ণয় কৰা :

$$\int_1^2 (x^2 - 2x + 10) dx$$

- (e) If

$$A = \begin{bmatrix} -2 & 1 \\ 3 & 4 \end{bmatrix} \text{ and } B = \begin{bmatrix} 3 & -2 \\ 0 & 1 \end{bmatrix}$$

prove that  $(AB)' = B'A'$ .

যদি  $A = \begin{bmatrix} -2 & 1 \\ 3 & 4 \end{bmatrix}$  আৰু  $B = \begin{bmatrix} 3 & -2 \\ 0 & 1 \end{bmatrix}$ , প্ৰমাণ কৰা

যে  $(AB)' = B'A'$ .

- (f) Find the inverse of

$$A = \begin{bmatrix} 4 & 0 & 1 \\ 3 & 2 & 1 \\ 1 & 5 & 2 \end{bmatrix}$$

বিপৰীত মৌলকফৰ মান নিৰ্ণয় কৰা :

$$A = \begin{bmatrix} 4 & 0 & 1 \\ 3 & 2 & 1 \\ 1 & 5 & 2 \end{bmatrix}$$

4. Answer either (a) or (b); (c) or (d); (e) or (f) and (g) or (h) :  $10 \times 4 = 40$

(a) অথবা (b); (c) অথবা (d); (e) অথবা (f) আৰু (g) অথবা (h) ব উভৰ লিখা :

- (a) (i) Distinguish between equation and identity by giving examples. 5

সমীকৰণ আৰু identity ব মাজত থকা পাৰ্থক্য উদাহৰণৰ সৈতে দেখুওৱা।

- (ii) Find equilibrium price and quantity from the following market model : 5

$$D = a - bp \quad a, b > 0$$

$$S = -c + dp \quad c, d > 0$$

$$D = S$$

তলত দিয়া বজাৰ আহিব পৰা ভাৰসাম্য দৰ আৰু দ্রব্যৰ পৰিমাণ নিৰ্ণয় কৰা :

$$D = a - bp \quad a, b > 0$$

$$S = -c + dp \quad c, d > 0$$

$$D = S$$

Or / অথবা

- (b) (i) State the conditions of continuity of a function. What is the difference between  $f(a)$  and  $\lim_{x \rightarrow a} f(x)$ ?  $3+2=5$

ফলনৰ অবিচ্ছিন্নতাৰ চৰ্তসমূহ লিখা।  $f(a)$  আৰু  $\lim_{x \rightarrow a} f(x)$  ব মাজত কি পাৰ্থক্য আছে, লিখা।

( 8 )

(ii) Evaluate the limit of the function

$$\lim_{x \rightarrow 0} \frac{\sqrt{x^2 + 4} - 2}{x^2}$$

5

ফলনৰ সীমাৰ মান নিৰ্ণয় কৰা :

$$\lim_{x \rightarrow 0} \frac{\sqrt{x^2 + 4} - 2}{x^2}$$

(c) (i) If

$$A = \begin{bmatrix} 1 & 2 & 3 & 4 \\ 0 & 1 & 2 & 3 \end{bmatrix} \text{ and } B = \begin{bmatrix} 1 & 0 \\ 2 & 1 \\ 3 & 2 \\ 4 & 3 \end{bmatrix}$$

find  $AB$ .

$$\text{যদি } A = \begin{bmatrix} 1 & 2 & 3 & 4 \\ 0 & 1 & 2 & 3 \end{bmatrix} \text{ আৰু } B = \begin{bmatrix} 1 & 0 \\ 2 & 1 \\ 3 & 2 \\ 4 & 3 \end{bmatrix},$$

5

 $AB$  ব মান নিৰ্ণয় কৰা।

(ii) Evaluate :

5

মান নিৰ্ণয় কৰা :

$$\int x^2 \cdot e^x dx$$

( 9 )

Or / অথবা

(d) (i) State and prove the product rule of differentiation.

2+4=6

পূৰণফলৰ অৱকলন গুণাংকৰ নীতিটো লিখা আৰু  
প্ৰমাণ কৰা।(ii) If  $y = \frac{2x+5}{x^2-3}$ , find  $\frac{dy}{dx}$  using quotient rule of differentiation.

4

ভাগফলৰ অৱকলন গুণাংকৰ নীতিটো প্ৰয়োগ কৰি  
 $\frac{dy}{dx}$  ব মান নিৰ্ণয় কৰা, যদি  $y = \frac{2x+5}{x^2-3}$ .

(e) In a three-sector economy, the input coefficient matrix and final demand vector are as given below :

$$A = \begin{bmatrix} 0.3 & 0.2 & 0.3 \\ 0.1 & 0.3 & 0.4 \\ 0.2 & 0.3 & 0 \end{bmatrix} \text{ and } F = \begin{bmatrix} 500 \\ 700 \\ 600 \end{bmatrix}$$

Find the sectoral outputs  $X_1$ ,  $X_2$  and  $X_3$  using Cramer's rule.

10

এখন তিনিটা খণ্ডৰ অধিনিতিৰ উপাদান সহগ মৌলকক্ষ  
আৰু চূড়ান্ত চাহিদা ভেষ্টেৰ তলত দিয়া আছে :

$$A = \begin{bmatrix} 0.3 & 0.2 & 0.3 \\ 0.1 & 0.3 & 0.4 \\ 0.2 & 0.3 & 0 \end{bmatrix} \text{ আৰু } F = \begin{bmatrix} 500 \\ 700 \\ 600 \end{bmatrix}$$

ক্ৰেমাৰৰ নিয়ম প্ৰয়োগ কৰি খণ্ডীয় উৎপাদন  $X_1$ ,  
 $X_2$  আৰু  $X_3$  ব মান নিৰ্ণয় কৰা।

( 10 )

Or / অথবা

- (f) Solve the following system of simultaneous equations by matrix inversion : 10

তলত দিয়া সহ-সমীকরণক বিপরীত মৌলকক্ষ নিয়মত  
সমাধান কৰা :

$$2x_1 + 3x_2 - x_3 = 15$$

$$4x_2 + 2x_3 = 16$$

$$3x_1 + 2x_2 = 18$$

- (g) Write a note on the limitations and significance of static input-output model. 5+5=10

ছিবি উপাদান-উৎপাদন আহিব তাৎপর্য আৰু সীমাবদ্ধতাৰ  
ওপৰত এটা টোকা লিখা ।

Or / অথবা

- (h) Find : 5+5=10

মান নির্ণয় কৰা :

(i)  $\int \left( 2x^2 + \sqrt{x} + \frac{4}{x} \right) dx$

(ii)  $\int \frac{4x^3 + 2}{(4x^4 + 8x)^5} dx$

★ ★ ★